



FACULTY HIGHER SECONDARY SCHOOL
SAMPLE PAPER 2019-20
SUB _ ASSAMESE
CLASS VII
F.M-50

- 1) তলত দিয়া প্ৰশ্ন বোৰৰ সম্পূৰ্ণ উত্তৰ লিখা । (1×15=15)
- ক) ভগৱানৰ শ্ৰেষ্ঠ সৃষ্টি কি ?
 উত্তৰ = মানৱ জীৱন হ'ল ভগৱানৰ শ্ৰেষ্ঠ সৃষ্টি ।
- খ) " ঈশ স্তুতি " নামৰ কবিতাটোত "ধৰ্ম বিচাৰৰ স্বামী " বুলি কাক কোৱা হৈছে ?
- গ) হৰ্ষবৰ্ধনে কিমান বছৰ বয়সত ৰাজ্য ভাৰ গ্ৰহণ কৰে ?
- ঘ) পথভ্ৰষ্ট মানে কি ?
- ঙ) কোনজন মোগল সম্ৰাটক পৰাস্ত কৰি স্যেৰচাহে মোগল সাম্ৰাজ্য অধিকাৰ কৰিছিল ?
- চ) আমেৰিকাত কোন ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত দাস প্ৰথা প্ৰচলিত হৈ আছিল?
- ছ) কোন চনত আব্ৰাহাম লিংকনক গুলিয়াই হত্যা কৰিছিল ?
- জ) এটা শব্দত প্ৰকাশ কৰা ___
- I) ধান থোৱা ঘৰ ।
 II) বৰকৈ কথা নোকোৱা মানুহ ।
 III) ধান গছেৰে ভৰি থকা ঠাই ।
 IV) আনৰ ভাল দেখিব নোৱাৰা ।
- ঝ) বিপৰীত শব্দ লিখা ___
- I) প্ৰিয় , II) উপস্থিত ,
 ঞ) শব্দৰ অৰ্থ লিখা ___
- I) বিৰিখ , II) খৰালি ,
- 2) তলত দিয়া প্ৰশ্ন বোৰৰ উত্তৰ দুশাৰী বা তিনি শাৰী বাক্যত লিখা। (2×5=10)
- ক) ৰতনৰ দৰিদ্ৰতা দূৰ কৰিবৰ বাবে মদনে ৰতনক কি উপায় দিলে ?
 উত্তৰ = ৰতনৰ দৰিদ্ৰতা দূৰ কৰিবৰ বাবে মদনে ৰতনক কৈছিল যে ধাননি পথাৰৰ পূৰ ফালে এটা সৰোবৰ আছে । সকলো পক্ষী উঠাৰ আগতে এটা সোণালী ৰাজহাঁহ আহি সেই সৰোবৰটোত পৰেহি । যিজনে তাৰ দৰ্শন কৰিব তেওঁৰ কোনো বস্তুতে কেতিয়াও আঁকু অভাৱ নহ'ব। গতিকে তুমিও সকলো পক্ষী উঠাৰ আগতে সৰোবৰ টোৰ পাৰলৈ যাবা ।

খ) আনে খং উঠিবলগীয়া কথা ক'লেও লেখকে কি কৰিবলৈ উপদেশ দিছে

আৰু আনৰ ক্ৰোধ ভাব জয় কৰিবলৈ লেখকে কি পৰামৰ্শ দিছে ?

গ) স্যেৰচাহে পাঁচ বছৰ শাসন কালৰ ভিতৰত জনহিতকৰ কি কি কাম কৰে ?

ঘ) তদ্বিত প্রত্যয় কাক বোলে আৰু লগতে দুটা উদাহৰণ দিয়া ।

ঙ) কবিৰ কি চাই আমনি লাগিছে ?

3) তলত দিয়া প্ৰশ্ন বোৰৰ উত্তৰ তিনি বা চাৰী শাৰী বাক্যত লিখা । (3×5 = 15)

ক) খৰালি কালত পৃথিৱীখনৰ অৱস্থা কেনেকুৱা হয় ?

উত্তৰ = খৰালি কালত পৃথিৱী খনৰ বহুত পৰিৱৰ্তন হোৱা দেখা যায় । এনে ধৰণৰ বতৰত ধৰাপৃষ্ঠত পানীৰ পৰিমাণ কমি যায় । ইয়াৰ ফলত খাল - বিল , পথাৰ - সমাৰ আদি তৰাং হৈ পৰে । গছ - লতা আদিয়ে পানীৰ অভাৱত তাৰ সজীৱতা হেৰুৱাই পেলায় । উপযুক্ত পৰিমাণৰ পানীৰ অভাৱত কৃষিকাৰ্যত ব্যাঘাত জন্মে । বৰষুণৰ অভাৱত চাৰিওদিশ ধূলিময় হৈ পৰে ।

খ) "ঈশ স্তুতি " কবিতাটোৰ মূলভাৱ নিজৰ ভাষাত লিখা ।

গ) কোন সময়ত আমেৰিকাত দাস প্ৰথাৰ প্ৰচলন আছিল ?

ঘ) দুজনৰ মাজত কথা -বতৰা পাতোতে তৃতীয় ব্যক্তি আহিলে লেখকে কি কৰিবলৈ কৈছে ?

ঙ) বৰষুণ কবিতাটিৰ মূলভাৱ লিখা ।

4) ব্যাখ্যা কৰা ---

(5×1=5)

I) " তোমাৰ মহিমা পৰম ঈশ্বৰ

বিশ্বৰ পালক তুমি ;

অতি কাৰুণিক পৰম দয়ালু

ধৰ্ম বিচাৰৰ স্বামী । "

উত্তৰ = উদ্ধৃত শাৰী কেইটা আমাৰ পাঠ্য পুথিৰ অন্তৰ্গত

তৰুণৰাম দেৱে লিখা "ঈশ স্তুতি " নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।

ভগৱানৰ যে মহিমা অপাৰ সেই কথা বুজোৱাৰ প্ৰসংগত কবিয়ে উক্ত শাৰী কেইটা কৈছে ।

কবিয়ে ক'ব বিচাৰিছে যে ভগৱানৰ অলৌকিক শক্তি আছে । তেওঁ কৰুণাময়ী আৰু দয়াৰ সাগৰ । তেওঁ এই বিশ্বৰ পালক গৰাকীক প্ৰাৰ্থনা কৰিছে তেওঁ যেন সদায় ধৰ্মৰ পথত চলিব পাৰে ।

II) ভাৱ বহলাই লিখা _____

(5×1=5)

II) চেপ্টাৰ অসাধ্য একো নাই ।

_____XXXXXXXXXX_____